

খোতবা জুমা

ছৈয়েদেনা হজ্জৰত আকদছ আম্বিকুল মোম্বিনিন খলিফাতুল মছিহ পঞ্চম
(আইঃ) য়ে ২০১৯ চনৰ ১০ জেত মছজিদ বায়তুল ফতুহ মৌবডনৰ
(বুটেইনত) প্ৰদান কৰা জুমাৰ খোতবাৰ সাৰংশ।

তাছাহুদ,তাউয আৰু ছুৰা ফাতিহা পাঠৰ পিছত হুযূৰ আনোৱাৰ (আইঃ) য়ে তলত দিয়া আয়াতে কোৰআন মজিদ পাঠ কৰি তৰজমা পঢ়ি শুনায়। (ইয়া আইউ হাল্লাজিনা আমানু কুতিবা আলায়কুমুছিয়ামু কামা কুতিবা আলাল্লাজিনা মিন কাবলিকুম লাআল্লাকুম তাব্বাকুন আইয়াম্মাম মাদুদাতিন মান কান মিনকুম মাৰিজান আউ আলা ছাফাৰিন ফা ইদাতুম মিন আইয়ামিন উখাৰা ওয়া আলাল্লাজিনা ইউত্বিকু নাহ ফিদিয়াতুন তাআমু মিছকিন ফামান তাতাওয়াআ খায়বান ফাছৰা খায়বল্লাহ ওয়া আন তাছুমু খায়বল্লাকুম ইনকুনতুম তালামুন শ্বাহাব্ব ৰামজানালাজি উনজিলা ফিহিল কোৰ আনু হুদাল্লী নাছী ওয়া বাই নাতিম মিনাল হুদা ওয়াল ফুৰকান ফামান শ্বাহিদা মিনকুম শ্বাহবা ফাল ইয়াচুমছ ওয়া মান কানা মাৰিজান আউ আলা ছাফাৰিন ফাইদাতুম মিন আয়ইয়া মিন উখাৰা ইউবিদুল্লাহ বিকুমুল ইউছৰা ওয়ালা ইউবিদু বিকুমুল উছৰা ওয়ালি তুকমিলুল ইদাতা ওয়ালি তুকাববিকল্লাহা আলা মা হাদা ওয়া লাআল্লাকুম তাশকুৰুন ওয়া ইজা ছাআলাকা ইবাদি আল্লি ফা ইল্লি কাৰিব উজিবু দাওয়া তাদ্দাই ইজা দাআন ফাল ইয়াছ তাজিবু লি ওয়াল ইউমিনু বি লাআল্লাহম ইয়াৰ শুধুন। (ছুৰা বাকাৰা ১৮৪ৰ পৰা ১৮৭আয়াতলৈ)।

উক্ত আয়াত সমূহৰ তৰজমা এনেদৰে হৈ বিশ্বাসী সকল, তোমালোকৰ পূৰ্বগামী সকলৰ নিমিত্তে যেনেকৈ ৰোজা নিৰ্ধাৰিত কৰা হৈছিল তোমালোকৰ নিমিত্তেও তেনেকৈয়ে ৰোজা নিৰ্ধাৰণ কৰা হৈছে, যাতে তোমালোকে তাওয়া ধাৰণ কৰা, চাৰিত্ৰিক আৰু আধ্যাত্মিক দুৰ্বলতাৰ পৰা দূৰত থাক। (ৰোজা ধৰা) নিদিষ্ট দিনবোৰকৰ নিমিত্তে কিন্তু তোমালোকৰ মাজৰ যিজনৰ অসুখ বা যিজনে ভ্ৰমনত থাকে পিছত গৈ সেই দিন কেইটা ৰোজা পূৰ্ণ কৰিব; যিসকলে ৰোজা ধৰিবলৈ অসমৰ্থ, সেই সকলে পৰিচিত হিচাপে এজন দৰিদ্ৰক ভোজন কৰোৱা। কিন্তু যিজনে সজ কাম বেছি আগ্ৰহী দেখুৱায়; সেয়া তাৰ নিমিত্তে তাতোকৈ মংগলজনক আৰু ৰোজা ধৰা তোমালোকৰ নিমিত্তে কল্যাণকৰ, যদিহে তোমালোকৰ জ্ঞান থাকে। ৰমজান এনে এটা মাহ,যিখন মাহত মানৱ জাতিৰ কাৰণে পথ প্ৰদৰ্শন আৰু পথ প্ৰদৰ্শনৰ প্ৰত্যেক প্ৰমান স্বৰূপে আৰু স্বত্ত্ব নিদৰ্শন ৰূপে কোৰ-আন অৱতীৰ্ণ কৰা হৈছিল। গতিকে তোমালোকৰ মাজৰ যিজনে এই মাহ পায়, তাৰ নিমিত্তে ৰোজা পালন কৰা বাধ্যতামূলক। কিন্তু যিজনে নৰিয়া বা ভ্ৰমনত থাকে; সি পিছত গৈ সেই কেইদিনৰ ৰোজা পূৰ্ণ কৰিব। আল্লাহ তায়ালা তোমালোকৰ নিমিত্তে সহজ উপায় ইচ্ছা কৰে; আৰু তোমালোকৰ নিমিত্তে কষ্ট হোৱাটো কেতিয়াও আশা নকৰে; আৰু এনে কৰাৰ উদ্দেশ্য, যাতে তোমালোকৰ ৰোজাৰ দিনৰ সংখ্যা পূৰ্ণ কৰা আৰু যাতে আল্লাই তোমালোকক সজ বাট প্ৰদৰ্শন কৰাৰ নিমিত্তে তোমালোকে তাৰ মহিমা কীৰ্ত্তন কৰা, আৰু যাতে তোমালোকে আল্লাহৰ শলাগ লব পৰা।

আৰু মোৰ ভৃত্য সকলে মোৰ বিষয়ে যদি তোমাক প্ৰশ্ন কৰে; তেন্তে (সিহঁতক কোৱা) বাস্তৱতে মই ওচৰতেই ; কোনো প্ৰাৰ্থনাকাৰীয়ে যেতিয়া মোৰ প্ৰাৰ্থনা কৰে, মই তাৰ প্ৰত্যুত্তৰ দিওঁ। কিন্তু সিহঁতে মোৰ আদেশ পালন আৰু মোৰ প্ৰতি বিশ্বাস ৰখা উচিত; যাতে সিহঁতে সত্যৰ পথ প্ৰাপ্ত হয়।

হজ্জৰ আনোৱাৰ (আইঃ) য়ে কয় যে উল্লিখিত আয়াত সমূহত আল্লাহ তায়ালা ৰোজাৰ আদেশ, আৰু তাৰ গুৰুত্ব, ৰমজান মাহত মোমিন সকলৰ দায়িত্ব আৰু দোৱা কবুল হোৱাৰ পদ্ধতি সমূহ বৰ্ণনা কৰি দিছে। এনেকুৱা এটা মাহ আমাৰ নিমিত্তে নিৰ্ধাৰণ কৰিছে, যত আল্লাহ তায়ালা নিজৰ ভৃত্যৰ ওচৰ চাপি আহে আৰু চয়তানক শৃংখলিত কৰি দিয়ে। গতিকে যেতিয়া আল্লাহ তায়ালাৰ ফালৰ পৰা ভৃত্যৰ ওপৰত ইমানেই বহুমত আৰু কৃপাৰ দ্বাৰা উন্মোচন হৈ যায়, তেতিয়া আমি কিমানখিনি আল্লাহ তায়ালাৰ কথা শুনি ৰোজাৰ দায়িত্ব পালন কৰাৰ চেষ্টা কৰা উচিত ! আঁহজৰত (ছাঃ) এবাৰ কৈছে যে যদি তোমালোকে ৰমজানৰ কিমান কল্যাণ, সেয়া জানিব পৰা আৰু আল্লাহ তায়ালা কিমান দয়ালু হৈ পৰে সেয়া জানিব পাৰা, তেন্তে তোমালোকে নিশ্চয় ইচ্ছা কৰিলাহেঁতেন যে গোটেই বছৰটো ৰমজান হওঁক, আৰু গোটেই বছৰ জুৰি আমি আল্লাহ তায়ালাৰ কৃপা বুটলি লওঁ। গতিকে আল্লাহ তায়ালা এই ৰোজা আমাৰ কল্যাণৰ নিমিত্তে ফৰজ কৰি দিয়ে। আধ্যাত্মিক আৰু

দৈহিক সকলো কল্যাণ আমি ৰোজাৰ পৰা আহৰণ কৰিব পাৰো। ৰোজাই এফালে যেনেকৈ এজন মোমিনৰ দৈহিক অৱস্থাৰ উন্নতি সাধন কৰে, আনফালে তেনেকৈ ইয়াতকৈ বেছি আধ্যাত্মিক উন্নতিৰ ফালে ধাবিত কৰে। গতিকে আমি আল্লাহ তায়ালাৰ এই আদেশৰ ওপৰত আমল কৰি ৰমজান মাহত নিজৰ আধ্যাত্মিক অৱস্থাৰ উন্নতি সাধন কৰাৰ চেষ্টা কৰা উচিত। উক্ত আয়াত সমূহত আল্লাহ তায়ালাৰ যিবোৰ কথা বৰ্ণনা কৰিছে, সেয়া হল এজন মোমিন আৰু প্ৰত্যেক মুছলমানৰ ওপৰত ৰোজা ফৰজ কৰা হৈছে। হজৰত মছিহ মাউদ (আঃ) য়ে কৈছে যে ইয়াৰ দ্বাৰা খোদা তায়ালা ইচ্ছা কৰিছে যে এটা আহাৰ কমাই দিয়া আৰু আনটো বঢ়াই দিয়া। ৰোজাদাৰ সকলে সদায় এই ফালে গুৰুত্ব দিয়া উচিত যে ৰোজাৰ উদ্দেশ্য কেৱল ভোকে পিয়াহে থকাই নহয় বৰং ইয়াৰ দ্বাৰা উচিত আল্লাহ তায়ালা জিকিৰত যেন মচণ্ডল থকা হয় যাতে তত্ত্বজ্ঞান আৰু ভেদ প্ৰজ্ঞাৰ অধিকাৰী হব পৰা যায়। তেখেত (আঃ) য়ে কৈছে যে গতিকে ৰোজাৰ অৰ্থ বা ভেদ হল মানৱে দৈহিক চাহিদাৰ ৰুটি যিয়ে শাৰীৰিক পৰিচালিত কৰে সেয়া এৰি আনবিধ ৰুটি গ্ৰহন কৰক, যিয়ে আত্মাৰ শান্তি আৰু পৰিতৃষ্টিৰ কাৰক হয়। যিসকলে কেৱল খোদা তায়ালাৰ নিমিত্তে ৰোজা ৰাখে তেওঁলোকৰ উচিত যে তেওঁলোকে যেন আল্লাহ তায়ালাৰ প্ৰশংসা আৰু তছব্বিহ, তহমিদত ব্যস্ত থাকে।

আল্লাহ তায়ালাৰ তাকওয়া অৰ্জনকেই ৰোজাৰ উদ্দেশ্য হিচাপে বৰ্ণনা কৰিছে আৰু তাকওয়া সম্পৰ্কে হজৰত মছিহ মাউদ (আঃ) য়ে কৈছে যে মুত্তাকী হোৱাৰ বাবে এয়া বৰ জুৰুৰী বস্তু। বেয়া চৰিত্ৰ পৰিত্যাগ কৰি তাৰ তুলনাত উত্তম চৰিত্ৰ গঠনত উন্নতি কৰক। লোকৰ সৈতে সদভাৱ অটুট ৰাখক। খোদা তায়ালাৰ সৈতে সচাঁ আনুগত্য আৰু সততা প্ৰদৰ্শন কৰক। এইবোৰ বস্তুৰ আহৰণেই লোকক মুত্তাকী সূচায়। আল্লাহ তায়ালা এনেজনৰহে বন্ধু হৈ পৰে। যেনেকৈ খোদা তায়ালা কৈছে (ওয়া হুয়া ইয়া তাৱাল্লাছ্‌লেহিনা)। হাদীছ চৰিফত উল্লেখ আছে যে আল্লাহ তায়ালা সেই সকলৰ প্ৰতি সদয় হৈ যায় আৰু তাৰ হাত হৈ যায়, যাৰ দ্বাৰা তেও ধৰে, তাৰ নয়ন হৈ যায়, যাৰ হতুৱাই তেওঁ দেখিবলৈ পায়, তাৰ কৰ্ণত পৰিনত হয়, যাৰ দ্বাৰা তেওঁ শুনে, তাৰ পথ হৈ যায়, যাৰ ওপৰত তেওঁ চলে।

হজৰত আবু হুৱায়ৰা (ৰাঃ) য়ে বৰ্ণনা কৰিছে যে আহজৰত (ছাঃ) য়ে কৈছে যে আল্লাহ তায়ালা কৈছে -মানৱে তাৰ সকলো আমলতাৰ নিজৰ নিমিত্তে ৰাখে। আকৌ কৈছে যে ময়েই তাৰ পুৰুষাৰ অৰ্থাৎ মই নিজে তাৰ ফলাফল নিজৰ ফালৰ পৰা দান কৰিম। আকৌ আহজৰত (ছাঃ) য়ে এয়াও কৈছে যে ৰোজা হল ঢাল স্বৰূপ, আৰু যেতিয়া তোমালোকৰ কোনোবাই ৰোজাদাৰ হোৱা, তেওঁ যেন বেয়া কথা নকোৱা বা গালি শপনি নিদিবা যদি তাক কোনোবাই গালি দিয়ে অথবা কাজিয়া কৰে তেন্তে তাক কোৱা উচিত যে মই ৰোজাদাৰ হওঁ। তেখেত (ছাঃ) বৰ্ণনা কৰাৰ পিছত আকৌ কৈছে যে সেই সত্তাৰ কছম ! যাৰ অধীনত মহম্মদ (ছঃ) ৰ প্ৰাণ, ৰোজাদাৰৰ মুখৰ গোন্ধ আল্লাহ তায়ালাৰ ওচৰত কস্তৰীতকৈও উত্তম। তেখেত (ছাঃ) য়ে কৈছে যে ৰোজাদাৰৰ নিমিত্তে দুটা আনন্দ উপস্থাপন কৰা আছে, তাৰে এটা হল যেতিয়া এজন ৰোজাদাৰ ইফতাৰ কৰে তেতিয়া সি আনন্দিত হয়। আনটো হল যেতিয়া তেওঁ গৈ নিজৰ পালন কৰ্তাৰ সৈতে মিলিব তেতিয়া এই ৰোজাৰ কাৰণেই আনন্দ লাভ কৰিব। গতিকে এয়াই হল তাকওয়াৰ মান, যিটো এজন প্ৰকৃত ৰোজাদাৰে বুটলি লোৱা উচিত আৰু সকলো ধৰণৰ আধ্যাত্মিক আৰু চাৰিত্ৰিক দুৰ্বলতা আঁতৰাই পেলাই ৰোজাদাৰে নিজৰ দিন পাৰ কৰা উচিত। আহজৰত (ছাঃ) য়ে এয়াও কৈছে যে এই মাহত চয়তানক শৃংখলিত কৰি ৰখা হয়। অৰ্থাৎ বান্ধি থোৱা হয়। তেন্তে আকৌ কেনেকৈ পৃথিৱীত এই ৰমজান মাহতেই বেয়া, বিশৃংখলা, চলিয়ে থাকে, কিয় থাকে ? ৰোজা সেই সকলৰ নিমিত্তে ঢাল স্বৰূপ হয়, চয়তানৰ আক্ৰমণৰ পৰা সেই সকলকহে ৰক্ষা কৰা হয়, যি সকলে ৰোজাৰ গুঢ়াৰ্থ বুজি লৈ তাকওয়া ধাৰণ কৰে। গতিকে এয়াই হল আচল উদ্দেশ্য যি আমি সদায় মনত ৰাখিব লাগিব। আহজৰত (ছাঃ) য়ে এই ফালেও মনোযোগ আকৰ্ষণ কৰি সাৱধান কৰি দিছে যে যদি কোনোবায় ৰমজান পায় আৰু মুক্তি সাধন নকৰে, আল্লাহ তায়ালাৰ ইমান বিস্তৃত কৃপা সত্ত্বেও যদি ক্ষমাৰ যোগ্য হব নোৱাৰে তেন্তে আৰু কেতিয়া হব পাৰিব ? গতিকে আমি কেৱল আনন্দিত হৈ ৰমজানৰ ৰোজাক স্বাগতম জনালেই নহব বৰং আমি নিজৰ বিষয়ে চিন্তা কৰা উচিত যে আমি আল্লাহ তায়াৰ বৰ্ণিত ৰোজাৰ উদ্দেশ্য সফল কৰিবলৈ চেষ্টা কৰিছো নে নাই। আল্লাহ তায়ালা আমাক এইবোৰ অৰ্জন কৰাৰ তৌফিক দান কৰক আৰু তাৰ ক্ষমাৰ চাদৰেৰে আমাক ঢাকি লওঁক।

আকৌ ইয়াৰ পিছত আয়াতত এয়াও বৰ্ণনা কৰিছে যে কেনেকুৱা পৰিস্থিতিত তোমালোকে ৰোজা এৰিব পাৰিব। আল্লাহ তায়ালা কৈছে এয়া নিদিষ্ট দিনচৰেৰে মাত্ৰ ; আকৌ কৈছে যে এয়া তেনেকুৱা কথা নহয় যে এয়া তোমালোকৰ বহু ডাঙৰ

কুৰবাণী আল্লাহ তায়াল্লা ইয়াত তোমালোকক নিজৰ কৃপা বৰ্ণন কৰি আছে এই নিদিষ্ট দিন চেৰেকত; যদি তোমালোকে এই দিন কেইটাত অসুখত ভুগি থাকা নাইবা ভ্ৰমত থাকা তেন্তে ৰোজাই সেই কেইদিন ছুটি কৰিব পাৰা কিন্তু ৰোজা এৰা দিনকেইটা বছৰৰ যিকোনো সময়ত পূৰ্ণ কৰিব লাগিব। আনহাতে যিজন চিৰকুৰীয়া আৰু চিকিৎসকে ৰোজা এৰাৰ উপদেশ দিয়ে, তেন্তে তেওঁ এজন দৰিদ্ৰক ৰোজা ৰখাওঁক। হজৰত মছীহ মাউদ (আঃ) য়ে কৈছে যে এবাৰ মোৰ মনত এয়া ধাৰণ উপজিল যে “ফেদিয়া” কিয় নিৰ্দ্ধাৰণ কৰা হৈছে? তেতিয়া বুজি পালো যে যাতে ইয়াৰ সলনি ফেদিয়া দাতায় ৰোজা ৰখাৰ সক্ষমতা লাভ কৰে। আল্লাহ এনে ক্ষমতাশালী, যদি সি বিচাৰে তেন্তে যক্ষা ৰুগীকও আৰোগ্য দান কৰি ৰোজা ৰখাৰ তৌফিক দান কৰিব পাৰে। গতিকে ফেদিয়াৰ উদ্দেশ্য হল তেওঁ যেন শক্তি লাভ কৰিব পাৰে আৰু এয়া একমাত্র খোদা তায়াল্লাৰ কৃপাত হৈ সম্ভৱ হয়। তেখেত (আঃ) য়ে কৈছে যে যিজনে আৰোগ্য লাভ কৰি ৰোজা ৰখাৰ উপযুক্ততা লাভ কৰে তেওঁৰ কাৰণে ফেদিয়া দিয়াটো হল অনুমতিৰ দুৱাৰ উন্মোচন কৰা। গতিকে বিনা কাৰণত অনুমতিৰ দুৱাৰ খোলাটো হল বিদাআতৰ জন্ম দিয়া। যদিও ৰমজানত ফেদিয়া দিয়া হয় তথাপি ৰমজানৰ পিছত (আৰোগ্য হলে) ৰোজা পূৰ্ণ কৰা জুৰুৰী। এই ৰোজা বছৰত যিকোনো সময়ত গৈ পূৰ্ণ কৰিব পাৰে। আনহাতে চিৰকুৰীয়া, পিয়াহ খুওৱা মহিলা, গৰ্ভৱতী মহিলা, যিয়ে এনে অৱস্থাত থাকে যে বছৰ পাৰ হৈ যায়, তাৰ নিমিত্তে ফেদিয়াই যথেষ্ট বুলি ধৰা হয় যায়। কিন্তু এই ফেদিয়াৰ লগে লগে মাহটোত ইবাদত আৰু জিকিৰে ইলাহি আৰু আনবোৰ নেকি বজায় ৰখা জুৰুৰী। অৰ্থাৎ এয়া হব নোৱাৰে যে ফেদিয়া দিলো আৰু সকলো বন্ধুৰ পৰা আমি বেহাই পাই গলো।

আল্লাহ তায়াল্লা আকৌ এই আয়াত সমূহত কৈছে, যিবোৰ নেকি তুমি পূৰ্ণ আনুগত্যৰ সৈতে সম্পূৰ্ণ কৰিবা, আল্লাহ তায়াল্লা তাৰ উত্তম ফলাফল দান কৰিব। আকৌ কৈছে - এই মাহতেই আমি কোৰ-আন অৱতীৰ্ণ কৰিছো যি তোমালোকৰ নিমিত্তে হিদায়েতৰ স্থল আৰু স্পষ্ট প্ৰমান আৰু নিদৰ্শন ইয়াৰ ভিতৰত নিহিত আছে। ৰমজান মাহৰ সৈতে কোৰ-কৰিমৰ এটা বিশেষ সম্পৰ্ক আছে। এই মাহটোত ৰোজা ৰাখি কোৰ-আন পঢ়া, আৰু ইয়াৰ ওপৰত চিন্তা কৰা আৰু নিদৰ্শন আদি বিচাৰি লৈ তাৰ ওপৰত আমল কৰাৰ চেষ্টা কৰা উচিত যাতে আমি ৰমজানৰ কল্যাণ লাভ কৰিব পাৰো। আমি প্ৰত্যেকেই কো-আন কৰিমৰ গুঢ়াৰ্থ বুজিবলৈ সক্ষম নহয়, সেয়ে জামাতৰ প্ৰত্যেক মছজিদত দৰছৰ ব্যৱস্থা আছে। তাৰ পৰা লাভ আহৰণ কৰা উচিত। এনেদৰে এম টি এৰ মাজত নিয়মিত (দৰছ) পাঠৰ ব্যৱস্থা আছে তাৰ লাভ উঠোৱা প্ৰয়োজন। আঁহজৰত (ছাঃ) য়েও এই মাহত বেছি বেছি কোৰ-আন পঢ়াৰ প্ৰতি নিৰ্দেশ জাৰি কৰিছে। কোৰ-আন তিলওয়াত বাদে ৰমজানৰ ৰোজা সাৰশূন্য। হজৰত মছীহ মাওউদ (আঃ) য়ে কৈছে যে এনে সাধাৰণ বাহ্যিক জ্ঞান আৰু কোৰ-আনৰ জ্ঞানৰ বহু ডাঙৰ পাৰ্থক্য আছে। সেয়ে পাৰ্থক্য বিদ্যা শিক্ষা অৰ্জনত তাকওয়াৰ চৰ্ত ধৰা নাই কিন্তু আচমানী শিক্ষা আৰু কোৰ-আনৰ জ্ঞান লাভৰ সৈতে তাকওয়া হল প্ৰথম চৰ্ত। গতিকে আহমদী সকলে এই বিষয়ে চিন্তা কৰা উচিত আৰু কেৱল দুনিয়া দাৰীত মচণ্ডল নাথাকি কোৰ-আন কৰিমৰ শিক্ষা অৰ্জনৰ চেষ্টা কৰাও প্ৰয়োজনীয় বিষয়।

হুজুৰ আনোৱাৰ (আঃ) য়ে কৈছে যে ইয়াৰ আগৰ আয়াতত বৰ্ণনা কৰিছে যে ৰোজাৰ দিনবোৰত আল্লাহ তায়াল্লাৰ মহানত বৰ্ণনা আৰু জিকিৰে ইলাহি, আৰু ইবাদতত মগ্ন থকা আৰু আল্লাহ তায়াল্লাৰ শলাগ লোৱা উচিত যে সি তোমালোকৰ হিদায়েতৰ নিমিত্তে এনে উচ্চ মৰ্যাদা সম্পন্ন কিতাপ নাজিল কৰিছে যত সম্পূৰ্ণ নিহিত আছে। এনেদৰে আনটো আয়াতত আল্লাহ তায়াল্লা কৈছে যে মোৰ ভৃত্যই মোৰ সন্ধানত প্ৰশ্ন কৰি থাকে। আৰু ৰমজান মাহত গৈ এই সন্ধানৰ বেগ বঢ়াই দিয়ে, ইয়াৰ উত্তৰ হল মই ওচৰতেই আছো, সিহঁতৰ প্ৰাৰ্থনা (মাত) শুনি আছো। যদি সিহঁতে একাগ্ৰতাৰে মোৰ ওচৰত ভিক্ষা মাগে তেন্তে সেয়া মই কবুল কৰি লওঁ। কিন্তু দোৱা কবুল কৰোৱাৰ বাবে প্ৰয়োজন হল, দোৱা কৰোঁতাই মোৰ কথা মান্য কৰা। হুজুৰ আনোৱাৰ (আইঃ) য়ে কৈছে যে গতিকে আমি নিজকে নিজে শুধৰাই লব লাগিব আৰু নিজকে নিজে শুধৰালৈ দুৱাৰে সৈতে চেষ্টা কৰিব লাগিব। তেতিয়াহে আল্লাহ তায়াল্লা আমাৰ নিমিত্তে শান্তি সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিব। হজৰত মছীহ মাওউদ (আঃ) য়ে কৈছে এয়া ধাৰণ নকৰিবা যে আমি প্ৰত্যহ দোৱা কৰি থাকো, আৰু সকলো নামাজেই দোৱা যি আমি পঢ়ি থাকো কাৰণ সেই দোৱা মাৰিফতৰ পিছত আৰু কল্যাণৰ জৰিয়তেহে সৃষ্টি হয়, সেই দোৱাত এটা বেলেগ প্ৰকৃতি আৰু পৰিস্থিতি নিহিত থাকে, যটোৱে হল বিলীন কৰি দিয়া বন্ধু সেইটোৱে হল দহনাগ্নি, সেইটোৱে হল ৰহমত (কল্যাণক টানি উলিয়াই অনা এটা শ্বাসৰুদ্ধ প্ৰচেষ্টা), সেয়া হল এটা মৃত্যু যিয়ে অন্তিমক জীয়াই তোলে, সেয়া এটা ওফন্দি অহা যি অন্তিমত

পাৰৰ কাণ্ডাৰী হৈ পৰে। উল্লেখ কৰিছে যে সকলো নিঃশেষ হৈ যোৱা কথাবোৰ ইয়াৰ দ্বাৰা আকৌ সম্পূৰ্ণ হৈ উঠে, সকলো কালান্তক ইয়াৰ দ্বাৰা বিষ ঔষধি হৈ পৰে। গতিকে প্ৰকৃত দোৱাই এনেদৰে ক্ৰিয়া কৰি থাকে। দোৱা কৰোতাক খোদা তায়লা মজিজা দেখুৱায়, মগনীয়াক কিৰামতিৰ অনুগ্ৰহ দান কৰি থাকে। দোৱা খোদা তায়লাৰ ফালৰ পৰাই আহে আৰু খোদাৰ ফালেই প্ৰত্যাবৰ্তন কৰে। দোৱাৰ জৰিয়তে খোদা ইমানেই কাষ চাপি আহে যেনেকৈ তোমাৰ সান্নিধ্যত। দোৱাৰ প্ৰথম কল্যাণ হল, এয়াই মানৱ মনক পবিত্ৰতালৈ সলনি কৰি দিয়ে। গতিকে দোৱা হল সেই ৰং যিয়ে জ্বলি যোৱা মৃত্তিকাক স্বৰ্ণলৈ ৰূপান্তৰিত কৰিব পাৰে। এয়া হল নিৰ্মল ফটফটীয়া পানীৰ দৰে যিয়ে সকলো অন্তৰ মহলৰ কুৎসিত ধূই নিকা কৰিব পাৰে। এই দোৱাৰ সৈতেই আত্মা বিগলিত হৈ যায় আৰু স্বচ্ছ পানীৰ দৰে বৈ গৈ হজৰতে ওয়াহেদত নিগৰি পৰে। সি খোদাৰ ওচৰত থিয় হয়, ৰুকুন্তঅ কৰে আৰু ছিজদাও কৰে, আৰু ইয়াৰেই প্ৰতিচ্ছায়া হল নামাজ, যি ইছলামত শিকোৱা হয় আৰু ৰুহৰ থিয় হোৱা মানে হল এয়া খোদা তায়লাৰ নিমিত্তে প্ৰত্যেক দুখ যন্ত্ৰনা সহ্য আৰু আদেশ পালনৰ বাবে সাজু হৈ যোৱা, আৰু ইয়াৰ ৰুকু মানে হল সি সকলো প্ৰণয় বিসৰ্জন দি খোদাৰ ফালে সহাৰি জনায়, আৰু খোদা তায়লাৰ হৈ যায় আৰু তাৰ ছিজদা মানে হল খোদা তায়লাৰ আস্তানত পৰি নিজকে সম্পূৰ্ণৰূপে বিলীন কৰি হেৰুৱাই দিয়ে। ইয়াৰ নামেই হল নামাজ, যিয়ে খোদা তায়লাক মিলাই দিয়ে আৰু চৰিয়তে ইছলামীয়ে ইয়াৰ ছবি সাধাৰণ নামাজৰ ছবিত প্ৰদৰ্শন কৰিছে যাতে এই শাৰীৰি নামাজ ৰহানী নামাজৰ ফালে ক্ৰিয়া কৰিব পাৰে। আল্লাহ তায়লা এনে অৱস্থা আমাৰ নিজৰ মাজত সৃষ্টি কৰাৰ তৌফিক দান কৰক। ইয়াৰ পিছত হুজুৰ (আইঃ) য়ে মকৰম ডক্টৰ তাহিৰ আজিজ আহমদ চাহাব ইবনে আৰশিদুল্লাহ ভটি চাহাবৰ, নমাজে জানাজা গায়েব পঢ়াৰ ঘোষণা কৰে। আল্লাহ তায়লা এখেতৰ মৰ্যাদা উন্নীত কৰক। (আমিন)

(BOOK POST PARINTED MATTER)

Assamese Khulasa Khutba Jumma Huzoor Anwar 10 May.. 2019

To	-----

From: Ahmadiyya Circle Office, Abhayapuri M.G. Road W/n-IV, Bongaigaon Assam 783384. # 9707110844